

*Total number of printed pages-19*

**3 (Sem-6/CBCS) MAT RE 1/2**

**2024**

**MATHEMATICS**

(Regular Elective)

**Answer the Questions from any one Option.**

**OPTION-A**

(*Numerical Analysis*)

Paper : MAT-RE-6016

*Full Marks : 80*

Time : Three hours

**OPTION-B**

(*Programming in C*)

Paper : MAT-RE-6026

*Full Marks : 60*

Time : Three hours

*The figures in the margin indicate full marks for the questions.*

*Answer either in English or in Assamese.*

*Contd.*

## OPTION-A

### *(Numerical Analysis)*

Paper : MAT-RE-6016

1. Answer the following questions :  $1 \times 10 = 10$

তলত দিয়া প্রশ্নৰ উত্তৰ দিয়া :

(a) Express the following system of equation in matrix form :

তলত উল্লেখ কৰা সমীকৰণ প্রগালীটো মৌলকক্ষ আকাৰত  
প্ৰকাশ কৰা :

$$2x + 3y - 5z = 6, \quad x - 3y + 4z = -5,$$

$$5x - y + 11z = 7$$

(b) What is the 6<sup>th</sup> order difference of the 5<sup>th</sup> degree polynomial ?

5-তম মাত্রাৰ বহুপদ ৰাশিৰ 6-তম ক্ৰমৰ অন্তৰ কি হ'ব ?

(c) What is the degree of the interpolating polynomial passing through  $n$ -points ?

$n$ টা বিন্দুৰ মাজেৰে যোৱা অন্তৰেশন বহুপদ ৰাশিৰ ঘাট  
কিমান ?

- (i) 2
- (ii)  $\geq n$
- (iii)  $\leq n$
- (iv)  $< n$

(d) Evaluate  $E^2x^2$  when  $h = 2$ .

$h = 2$  হ'লে  $E^2x^2$  নির্ণয় করা।

(e) State True or False :

শুন্দি নে অশুন্দি উল্লেখ করা :

"Simpson's  $\frac{1}{3}$ -rule is applicable only when  $n$  is a multiple of 3."

"চিম্পসনৰ  $\frac{1}{3}$  বিধি প্ৰযোজ্য হ'ব যেতিয়া  $n$  একমাত্ৰ 3-ৰ গুণিতক হয়।"

(f) In the Gaussian elimination method, the resulting co-efficient matrix for the linear system of equations is transformed into

Gaussian elimination বিধি ব্যৱহাৰ কৰোতে  
এটা বৈধিক গোটাৰ গুণাংক মৌলকক্ষ কোনটো ৰূপলৈ  
ৰূপান্তৰ হয় ?

(i) lower triangular matrix

নিম্ন ত্ৰিকোণীয় মৌলকক্ষ

(ii) upper triangular matrix

উচ্চ ত্ৰিকোণীয় মৌলকক্ষ

(iii) diagonal matrix

কৰ্গ মৌলকক্ষ

(iv) None of the above

ওপৰৰ এটাৰ নহয়

(Choose the correct option)

(শুন্দি উভৰটো বাচি উলিওৱা)

- (g) In trapezoidal rule, for the interval  $(0, 1)$ , if  $h = 0.25$ , then what is the value of  $n$ ?

$(0, 1)$  অন্তরালত ট্রিপিসইড'ল সূত্রত  $h = 0.25$  হ'লে  
 $n$ -ৰ মান কি?

- (h) Which of the following methods is not used for numerical integration?

তলৰ কোনটো বিধি সংখ্যাত্মক অনুকলনৰ বাবে ব্যৱহাৰ  
নহয়?

- (i) Trapezoidal rule
- (ii) Simpson's rule
- (iii) Gauss iteration
- (iv) Romberg integration

(Choose the correct option)

(গুদ্ধ উত্তৰটো বাচি উলিওৱা)

- (i) Fill in the blanks (খালী ঠাই পূৰণ কৰা):

$$f(x) - f(x-h) = \underline{\hspace{2cm}}.$$

- (j) Write the Lagrange's interpolation formula passing through two points  $(x_0, f_0)$  and  $(x_1, f_1)$ .

$(x_0, f_0)$  আৰু  $(x_1, f_1)$  বিন্দু দুটাৰ মাজেৰে যোৰা  
লাগ্ৰাঞ্জৰ অন্তৰ্ভৰণ সূত্ৰটো লিখা।

2. Answer the following questions :  $2 \times 5 = 10$

তলত দিয়া প্রশ্নৰ উত্তৰ দিয়া :

(a) Construct the forward difference table for the following data :

তলত দিয়া তালিকাৰ পৰা ফৰৱাৰ্ড অন্তৰ টেবুল গঠন কৰা :

$x$	:	1	2	3	4
$y$	:	10	13	22	43

(b) Prove that (প্ৰমাণ কৰা যে) :

$$E^{-1} = 1 - \nabla$$

(c) Find the 3<sup>rd</sup> divided difference of  $f(x) = x^3 - 2x$  with arguments 2, 4, 9, 10.

$f(x) = x^3 - 2x$  হ'লে, বাসিসূচক 2, 4, 9, 10-ৰ কাৰণে তৃতীয় বিভাজিত অন্তৰ মান উলিওৱা।

(d) Write a short note on numerical integration.

সংখ্যাত্মক অনুকলনৰ ওপৰত এটি চমু টোকা লিখা।

(e) What are the two types of methods for finding numerical solutions to ODE ?

ODE সমাধান কৰা দুইবিধি সংখ্যাত্মক পদ্ধতি কি?

3. Answer **any four** questions :  $5 \times 4 = 20$

যিকোনো চারিটা প্রশ্নের উত্তর দিয়া :

(a) Show that (দেখুওৱা যে) :

$$\Delta \left[ \frac{f(x)}{g(x)} \right] = \frac{g(x) \cdot \Delta f(x) - f(x) \cdot \Delta g(x)}{g(x) \cdot E(g(x))}$$

(b) Use Gauss-Jordan method to solve :

Gauss-Jordan পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা :

$$2x - 3y - 5z = -5, x + y + 2z = 4,$$

$$3x + y - 3z = -4$$

(c) Find the equation of the polynomial passing through the points  $(4, -43)$ ,  $(7, 83)$ ,  $(9, 327)$  and  $(12, 1053)$  using Newton's divided difference formula.

নিউটনৰ বিভাজিত অন্তৰৰ সূত্ৰটো ব্যৱহাৰ কৰি

$(4, -43)$ ,  $(7, 83)$ ,  $(9, 327)$  আৰু  $(12, 1053)$  বিন্দুকেইটাৰ মাজেৰে যোৱা বহুপদ বাণিটো উলিওৱা।

(d) Given  $\frac{dy}{dx} = x + y$  with  $y = 0$  for  $x = 0$ .

Find the value of  $y$  at  $x = 1$  taking  $h = 0.2$ .

দিয়া আছে,  $\frac{dy}{dx} = x + y$ , য'ত  $y = 0$  যেতিয়া

$x = 0$ .  $h = 0.2$  লৈ  $y$ -ৰ মান উলিওৱা যেতিয়া  $x = 1$ .

(e) Find  $\int_0^1 \frac{dx}{1+x^2}$  using Simpson's  $\frac{1}{3}$  rule.

চিম্পচনৰ  $\frac{1}{3}$  সূত্ৰ ব্যৱহাৰ কৰি  $\int_0^1 \frac{dx}{1+x^2}$  ৰ মান

উলিওৱা।

(f) Consider the points  $(x_0, y_0) = (1, 2)$ ,

$(x_1, y_1) = (2, 4)$ ,  $(x_2, y_2) = (3, 8)$ ,

$(x_3, y_3) = (4, 16)$ ,  $(x_4, y_4) = (5, 32)$ .

Estimate  $f'(x_2) = f'(3)$  using Newton's forward, backward and central difference formula.

$$(x_0, y_0) = (1, 2), \quad (x_1, y_1) = (2, 4),$$

$$(x_2, y_2) = (3, 8), \quad (x_3, y_3) = (4, 16),$$

$$(x_4, y_4) = (5, 32). \text{ এই বিন্দুসমূহৰ পৰা}$$

$$f'(x_2) = f'(3) \text{ ৰ আনুমানিক মান অঞ্গামী,}$$

পশ্চাত্তর্তী আৰু কেন্দ্ৰীয় অন্তৰৰ সূত্ৰৰ সহায়ত উলিওৱা।

4. Answer **any four** questions :  $10 \times 4 = 40$

যিকোনো চাবিটা প্ৰশ্নৰ উত্তৰ দিয়া :

(a) Derive Newton-Gregory backward difference interpolation formula. Use it to obtain an interpolating polynomial from the following data :  $5+5=10$

নিউটন-গ্ৰেগৰী পশ্চাত্গামী অন্তৰৰেশন সূত্ৰটো প্ৰাপ্ত কৰা।

ইয়াক ব্যৱহাৰ কৰি তলৰ তথ্যসমূহৰ পৰা অন্তৰৰেশন  
বহুপদ উলিওৱা :

$x$	:	0	2	4	6
$f(x)$	:	8	11	20	41

(b) (i) Obtain the missing values of the table given below :

তলত দিয়া তালিকাখনৰ খালী ঠাই পূৰণ কৰা :

$x$ :	2.0	2.1	2.2	2.3	2.4	2.5	2.6
$y$ :	0.135	-	0.111	0.100	-	0.082	0.074

(ii) If  $f(x)$  be a polynomial of degree  $n$ , then prove that

$$\Delta^n f(x) = \text{constant}$$

$$\text{and } \Delta^{n+1} f(x) = 0.$$

5+5=10

$f(x)$  এটা  $n$ -ঘাটৰ বহুপদ বাণি হ'লে প্ৰমাণ কৰা

যে  $\Delta^n f(x) =$  ধৰক আৰু  $\Delta^{n+1} f(x) = 0.$

(c) Solve by Gauss-Seidel method correct to 4-decimal place :

গাউচ-চেয়দেল পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা 4  
দশমিক শুন্ধ স্থানলৈ :

$$28x + 4y - z = 32$$

$$x + 3y + 10z = 24$$

$$2x + 17y + 4z = 35$$

- (d) Evaluate  $\int_2^{10} \frac{dx}{1+x}$  by using Simpson's rule and trapezoidal rule.

চিম্পচন আৰু ট্ৰেপিয়েডাল বিধি ব্যৱহাৰ কৰি  $\int_2^{10} \frac{dx}{1+x}$

নিৰ্গত কৰা।

- (e) Apply modified Euler's method to evaluate  $y$  when  $x=0.05$  and  $x=0.10$

for  $\frac{dy}{dx} = x + y; y(0) = 1$ .

$x = 0.05$  আৰু  $x = 0.10$  ত modified Euler-ৰ  
বিধি প্ৰয়োগ কৰি  $\frac{dy}{dx} = x + y; y(0) = 1$ -ৰ বাবে  
 $y$ -ৰ মান নিৰ্গত কৰা।

- (f) Write a short note on midpoint method.  
Why is it superior to Euler's method?  
Use midpoint method to solve

$$\frac{dy}{dx} = yx^2 = 1.2y; y(0) = 1,$$

for  $0 \leq x \leq 2$ .

2+2+6=10

Midpoint বিধির ওপরত এটা চমু টোকা লিখা।  
 ই Euler-র বিধিতাকে কিয় উন্নত? Midpoint পদ্ধতি  
 ব্যবহার করি সমাধান করা।

$$\frac{dy}{dx} = yx^2 = 1 \cdot 2y; y(0) = 1,$$

$0 \leq x \leq 2$  ৰ বাবে।

- (g) (i) From the following table find the number of students who obtained marks less than 45 :

তলত উল্লেখ কৰা তালিকাৰ পৰা 45 নম্বৰৰ  
 তলত পোৱা ছাত্র-ছাত্রীৰ সংখ্যা নিৰ্ণয় কৰা :

Marks	: 30-40	40-50	50-60	60-70	70-80
নম্বৰ					
No. of students	: 31	42	51	35	31
ছাত্র-ছাত্রীৰ সংখ্যা					

- (ii) A third degree polynomial passes through the points  $(3, 3)$ ,  $(2, 12)$ ,  $(1, 15)$  and  $(-1, -21)$ . Find the polynomial.

5+5=10

এটা ত্ৰিমাত্ৰিক বহুপদ ৰাশি  $(3, 3)$ ,  $(2, 12)$ ,  
 $(1, 15)$  আৰু  $(-1, -21)$  বিন্দুকেইটাৰ মাজেৰে  
 যায়। বহুপদ ৰাশিটো নিৰ্ণয় কৰা।

(h) Obtain a general quadrature formula

for  $\int_a^b f(x) dx$ .

Hence deduce Simpson's  $\frac{1}{3}$  rule.

5+5=10

$\int_a^b f(x) dx$ -ৰ বাবে সাধাৰণ বৰ্গ হিচাপত কালি

(quadrature) সূত্রটো উলিওৱা।

ইয়াৰ পৰা চিম্পচনৰ  $\frac{1}{3}$  সূত্রটো নিৰ্গয় কৰা।